

**OFFICE OF THE EXECUTIVE ENGINEER (WB)-I**  
**DELHI JAL BOARD: GOVT. OF N.C.T. OF DELHI**  
 ROOM NO. 31, B-BUILDING, JHANDEWALAN, NEW DELHI-110005.  
 Phone: 09558007601, E-mail Id:- djwaterbody@gmail.com  
**"STOP CORONA; WEAR FACE MASK, FOLLOW PHYSICAL DISTANCING, MAINTAIN HAND HYGIENE"**

**PRESS NIT No. 07/WB-I/2021-22**

Sl. No.	Name of Work	Estimated Contract Value (ECV) Amount put to tender	Earnest Money (EMD)	Tender Fee	Date of Release of tender in E-Procurement Solution & Tender ID No.	Last Date/Time of receipt of tender E-Procurement Solution
01	Cleaning of Periphery of Bhalswa lake & construction of Precast RCC Drain and pump House towards Bhalswa Dairy inside Bhalswa lake in Delhi under EE(WB)-I	₹ 6,11,28,443/-	NIL	₹ 1500/-	26.10.2021 2021_DJB_210202_1	26.11.2021 At 03:00 PM

Further details in this regard can be seen at <https://govtprocurement.delhi.gov.in>

ISSUED BY P.R.O. (WATER)  
 Advt. No. J.S.V. 525 (2021-22)

Sd/-  
**EXECUTIVE ENGINEER (WB)-I**

**GATI LIMITED**  
 CIN: L63011TG1995PLC020121  
 Regd. & Corp Office: Plot No. 20, Survey No. 12, Kothaguda, Kondapur, Hyderabad 500 084  
 website: [www.gati.com](http://www.gati.com); e-mail: [investor.services@gati.com](mailto:investor.services@gati.com); Telephone: 040 71204284 Fax: 040 23112318

**STATEMENT OF UNAUDITED CONSOLIDATED FINANCIAL RESULTS FOR THE QUARTER AND HALF YEAR ENDED 30TH SEPTEMBER, 2021**

₹ in Lakhs				
Sl. no.	Particulars	Quarter Ended 30.09.2021 Unaudited	Half year Ended 30.09.2021 Unaudited	Quarter Ended 30.09.2020 Unaudited
1	Total Income from continuing operations	40,131	69,267	33,700
2	Net Profit from continuing operations before Tax (before Tax, Exceptional and/or Extraordinary items)	561	(528)	583
3	Net Profit from continuing operations before Tax (after Exceptional and/or Extraordinary items)	5,302	2,908	(551)
4	Net Profit from continuing operations after Tax (after Exceptional and/or Extraordinary items)	4,640	2,491	(692)
5	Net Profit from discontinued operations before Tax (before Tax, Exceptional and/or Extraordinary items)	(91)	(464)	(389)
6	Net Profit from discontinued operations before Tax (after Exceptional and/or Extraordinary items)	(91)	(464)	(389)
7	Net Profit from discontinued operations after Tax (after Exceptional and/or Extraordinary items)	(91)	(464)	(389)
8	Profit for the period [4+5]	4,549	2,027	(1,081)
9	Total Comprehensive Income for the year [Comprising Profit for the period (after tax) and Other Comprehensive Income(after tax)]	4,534	1,999	5
10	Equity Share Capital	2,459	2,459	2,439
11	Earnings Per Share (Face Value of ₹ 2/- each) (for continuing and discontinued operations)			
a)	Basic	3.98	2.23	(0.91)
b)	Diluted	3.90	2.19	(0.91)

Additional information on standalone financial results is as follows:

₹ in Lakhs				
Sl. no.	Particulars	Quarter Ended 30.09.2021 Unaudited	Half year Ended 30.09.2021 Unaudited	Quarter Ended 30.09.2020 Unaudited
1	Total Income from Operations	7,242	13,008	7,365
2	Net Profit / (Loss) for the year (before Tax, Exceptional and/or Extraordinary items)	12	96	77
3	Net Profit / (Loss) for the year before Tax (after Exceptional and/or Extraordinary items)	(398)	(1,619)	77
4	Net Profit / (Loss) for the year after Tax (after Exceptional and/or Extraordinary items)	(402)	(1,625)	77
5	Total Comprehensive Income for the year [Comprising Profit / (Loss) for the year (after tax) and Other Comprehensive Income(after tax)]	(395)	(1,612)	89

Notes:

- The above is an extract of the detailed format of the standalone and consolidated financial results of the Company for the Quarter and Half year ended September 30, 2021 filed with the stock exchanges under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the standalone and consolidated financial results for the Quarter and Half Year ended September 30, 2021, are available for investors at [www.gati.com](http://www.gati.com), [www.nseindia.com](http://www.nseindia.com) and [www.bseindia.com](http://www.bseindia.com).
- The above Unaudited consolidated financial results have been reviewed by the Audit Committee and approved by the Board of Directors at its meeting held on October 26, 2021.
- Results for the Quarter and Half Year ended September 30, 2021 are in compliance with Indian Accounting Standards (Ind AS) as notified by the Ministry of Corporate Affairs.

For Gati Limited  
 Sd/-  
**Shashi Kiran Shetty**  
 Chairman and Managing Director  
 DIN: 00012754

Place: Hyderabad  
 Date: October 26, 2021

## Edelweiss Asset Reconstruction Company Limited

Corporate Identity Number: U67100MH2007PLC174759  
 Regd. Off: Edelweiss House, Off. CST Road, Kalina, Mumbai - 400 098 Tel: +91-22-4088 6090  
 Fax: +91-22-4019 4900 Website: [www.edelweissarc.in](http://www.edelweissarc.in) E-mail: [earc.cs@edelweissfin.com](mailto:earc.cs@edelweissfin.com)

**Statement of Standalone Financial Results for the Quarter ended September 30, 2021**  
 Regulation 52 (8) read with Regulation 52 (4) of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015

₹ in millions except per share data)				
Particulars	Quarter Ended September 30, 2021 (Unaudited)	September 30, 2020 (Unaudited)	Year Ended March 31, 2021 (Audited)	
1 Total income from Operations	2,312.84	2,148.97	8,673.82	
2 Net Profit / (Loss) for the period (before Tax, Exceptional and/or Extraordinary items)	947.03	631.32	2,452.25	
3 Net Profit / (Loss) for the period before Tax (after Exceptional and/or Extraordinary items)	947.03	631.32	2,452.25	
4 Net Profit / (Loss) for the period after Tax (after Exceptional and/or Extraordinary items)	698.11	460.44	1,856.32	
5 Total Comprehensive Income for the period [Comprising Profit / (Loss) for the period (after tax) and Other Comprehensive Income (after tax)]	698.11	460.44	1,855.79	
6 Paid-up Equity Share Capital (Face Value of ₹ 10/- each)	2,631.58	2,105.26	2,105.26	
7 Reserves (excluding Revaluation Reserve)	20,793.80	18,788.24	19,782.60	
8 Securities Premium Account	5,770.14	5,964.46	5,964.46	
9 Net worth <sup>1</sup>	23,425.38	21,225.50	22,219.86	
10 Paid-up Debt Capital / Outstanding Debt	35,250.55	41,919.99	36,029.58	
11 Outstanding Redeemable Preference Shares	-	-	-	
12 Debt Equity Ratio <sup>2</sup>	1.50	1.97	1.62	
13 Earnings Per Share (₹) (Face Value of ₹ 10/- each)				
- Basic (Not annualised)	3.13	2.19	8.81	
- Diluted (Not annualised)	2.65	1.75	7.05	
14 Capital Redemption Reserve	-	-	-	
15 Debenture Redemption Reserve	884.38	1,341.57	884.38	
16 Debt Service Coverage Ratio (DSCR) <sup>3</sup>	0.37	0.37	0.95	
17 Interest Service Coverage Ratio (ISCR) <sup>4</sup>	1.84	1.48	1.47	

<sup>1</sup>Net worth = Share capital + Reserves & Surplus  
<sup>2</sup>Debt-equity Ratio = (Debt securities + Borrowings (other than debt securities)) / Net Worth  
<sup>3</sup>DSCR = Profit before interest and tax / (Interest expense + Principal Repayment in next 12 months)  
<sup>4</sup>ISCR = Profit before interest and tax / Interest expense

Notes:

- The above is an extract of the detailed format of quarterly / annual financial results filed with the Stock Exchanges in accordance with Regulation 52 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, as amended and the Accounting Standards specified under Section 133 of the Companies Act, 2013 read with the Companies (Indian Accounting Standards) Rules, 2015 as amended and the relevant provision of the Companies Act, 2013, as applicable. The full format of quarterly / annual financial results are available on the websites of the BSE Limited and the Company's website ([www.edelweissarc.in](http://www.edelweissarc.in)).
- For the other line items referred in Regulation 52 (4) of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, as amended, the pertinent disclosures have been made to the BSE Limited and can be accessed on the Company's website - [www.edelweissarc.in](http://www.edelweissarc.in).
- The standalone financial results of the Company for the quarter ended September 30, 2021 are reviewed and recommended by the Audit Committee and have been approved by the Board of Directors of the Company at its meeting held on October 26, 2021.
- During the half year ended September 30, 2021, on receipt of approval from RBI, the Company has converted 3,32,00,000 Compulsorily Convertible Preference Shares (CCPS) held by CDPQ Private Equity Asia Pte Limited ("CDPQ") into 5,26,31,579 Equity Shares of Rs. 10 each of the Company. Post the conversion, CDPQ has become one of the sponsors of EARC holding 20% of the total paid up equity share capital of the Company.
- The Company operates in a single reportable operating segment of distressed credit business as per the requirement of Ind AS 108 - Operating Segment.
- Reserve Bank of India (RBI) requires every Asset Reconstruction Company to create an Impairment Reserve by appropriating the difference between impairment allowance under Ind AS 109 and the provisioning required under earlier applicable Income Recognition, Asset Classification and Provisioning (IRACP) guidelines (including standard asset provisioning) from its Reserves to the said Impairment Reserve. Accordingly, the Company has created Impairment Reserve from its Reserves.
- The COVID-19 pandemic outbreak across the world including India has resulted in most countries announcing lockdowns and quarantine measures that have sharply stalled economic activities across the world. The Indian Government too has imposed lockdowns starting from March 24, 2020. Subsequently, the national lockdown was lifted by the government for certain activities in a phased manner outside specified containment zones, but regional lockdowns/restrictions continued to be implemented in areas with a significant number of COVID-19 cases. The Indian economy is impacted and would continue to be impacted by this pandemic and the resultant lockdown, due to the contraction in industrial and services output across small and large businesses. The impact of the COVID -19 pandemic, including the current "second wave" on Company's results, including credit quality and provisions, gain/loss on fair value changes, investment, remains uncertain and dependent on the current and further spread of COVID -19, steps taken by the government, RBI and other regulators to mitigate the economic impact and also the time it takes for economic activities to resume and reach the normal levels. The Company has maintained sufficient capital and liquidity position and it will continue the same going forward. In assessing the fair valuation of investment, recoverability of loans, receivables, the Company has considered internal and external sources of information, including credit reports, economic forecasts and industry reports up to the date of approval of these financial results. Since the situation is rapidly evolving, its effect on the operations of the Company may be different from that estimated as at the date of approval of these financial results. The Company will continue to closely monitor material changes in markets and future economic conditions.
- Figures for the previous period/year have been regrouped/reclassified wherever necessary to conform to current period presentation.

For and on behalf of the Board of Directors of  
**Edelweiss Asset Reconstruction Company Limited**

Sd/-  
**Rajkumar Bansal**  
 Managing Director and Chief Executive Officer  
 DIN: 00122506

Mumbai, October 26, 2021.

**Vaibhav Global Limited**  
 Regd. Off: K-68, Fateh Tiba, Adarsh Nagar, Jaipur-302004  
 Phone: 91-141-2601020; Fax: 91-141-2605077; CIN: L36911RJ1989PLC004945  
 Email: [investor\\_relations@vaibhavglobal.com](mailto:investor_relations@vaibhavglobal.com); Website: [www.vaibhavglobal.com](http://www.vaibhavglobal.com)

**NOTICE OF RECORD DATE FOR THE PURPOSE OF 2<sup>nd</sup> INTERIM DIVIDEND**

NOTICE is hereby given that pursuant to provisions of Section 91 of the Companies Act, 2013 read with Rules made thereunder and in accordance with SEBI Regulations, the Board of Directors at its meeting held on Wednesday, 27th October, 2021 has declared the 2nd Interim Dividend for the Financial Year 2021-22 and the record date for the purpose of said dividend shall be Saturday, 6th November, 2021. The said dividend shall be credited/ dispatched within 30 days from the date of declaration.

SEBI has stipulated that all listed companies shall use approved mode of payment viz direct credit, NEFT, RTGS, 'payable-at-par' warrants/ cheques etc. for the purpose of making payments to the shareholders. All the shareholders are requested to immediately update their Bank Account No., if the same has not been updated with the Company's share transfer agent or the depository participant, as the case may be. Please keep your updated email ID registered with the Company/ Depository Participant to receive timely communication.

This notice may be accessed on Company's website i.e. [www.vaibhavglobal.com](http://www.vaibhavglobal.com) and also on Stock Exchange websites i.e. [www.bseindia.com](http://www.bseindia.com) and [www.nseindia.com](http://www.nseindia.com).

For Vaibhav Global Limited  
 Sd/-  
**Sushil Sharma (Company Secretary)**  
 FCS: 6535

Place : Jaipur  
 Date : 27<sup>th</sup> October, 2021

**GlobalSpace**  
**CORRIGENDUM TO ANNUAL REPORT FOR THE FINANCIAL YEAR 2020-21 CIRCULATED TO THE SHAREHOLDERS**

This Corrigendum is being issued in connection to the Annual Report of GlobalSpace Technologies Limited ('the Company'), for the Financial Year 2020-21, to be considered and adopted by the Members of the Company, at the ensuing Annual General Meeting ('AGM') of the Company, scheduled to be held on Friday, November 26, 2021 at 3:00 P.M. through video conferencing ("VC") or other audio-visual means ("OAVM"), to transact the businesses as mentioned in the Notice of the AGM dated October 23, 2021. The said Annual Report, along with the said AGM Notice, were dispatched to the Members of the Company through e-mail on Saturday, October 23, 2021.

This Corrigendum should be read in conjunction with the Annual Report 2020-21.

The Members of the Company are requested to take note of certain typographical corrections pertaining to Final Dividend (Page No. 8 of the Annual Report), Book Closure, Record date (Cut-Off date) (Page no. 10, 12 and 58 of the Annual Report) and Contact number (Page no. 62 and 64). The revised Annual Report is placed on the Company's website i.e., [www.globalspace.in](http://www.globalspace.in), and on the website of the Stock Exchanges i.e., BSE Limited at [www.bseindia.com](http://www.bseindia.com) and on the NDSL website at [www.evoting.nsdl.com](http://www.evoting.nsdl.com).

These corrections are carried out due to inadvertent typographical errors noticed in the Annual Report. All the concerned shareholders, Stock Exchanges, depositories, Registrar and Share Transfer Agent, the agency appointed for e-voting, the scrutinizer and other authorities and all other concerned persons are requested to take note of the above.

All other contents of the aforesaid Annual Report of the Company shall remain unchanged.

For any query/ clarification or assistance required with respect to Annual Report 2020-21 or Annual General Meeting, the Members may write to [cs@globalspace.in](mailto:cs@globalspace.in)

For and on behalf of GlobalSpace Technologies Limited  
 Sd/-  
**Swati Arora**  
 Company Secretary and  
 Compliance Officer

Place: Navi Mumbai  
 Date: October 28, 2021

**L&T Mutual Fund**  
 6<sup>th</sup> Floor, Brindavan, Plot No. 177  
 C. S. T. Road, Kalina  
 Santacruz (East), Mumbai 400 098

call 1800 2000 400  
 email [investor.line@lntmf.co.in](mailto:investor.line@lntmf.co.in)  
 www.ltfs.com



**L&T Financial Services**  
 Mutual Fund

## Notice (No. 47 of F.Y. 2021 - 2022)

### Disclosure of Half-yearly Unaudited Financial Results of the Schemes of L&T Mutual Fund:

Notice is hereby given that in accordance with the provisions of Regulation 59 of SEBI (Mutual Funds) Regulations, 1996 and circulars issued in this regard by SEBI from time to time, the unaudited financial results ("Unaudited Results") of the Schemes of L&T Mutual Fund ("the Fund") for the half-year ended September 30, 2021 have been hosted on the website of the Fund viz. [www.ltfs.com](http://www.ltfs.com) ("Website").

Investors/ Unit holders may accordingly view/ download the results from the Website.

**For L&T Investment Management Limited**  
**CIN: U65991MH1996PLC229572**  
*(Investment Manager to L&T Mutual Fund)*

**Date : October 27, 2021**  
**Place : Mumbai**

Sd/-  
 Authorised Signatory

**Mutual Fund investments are subject to market risks, read all scheme related documents carefully.**

**GREENPANEL INDUSTRIES LIMITED**  
 Registered Office: Makum Road, Tinsukia, Assam - 786 125  
 Corporate Office: 'Thapar House', 2nd Floor, 163 S. P. Mukherjee Road, Kolkata - 700 026  
 Corporate Identity Number: L20100AS2017PLC018272  
 Phone: +91 33 4084 0600 | Fax: +91 33 2464 5525 | Website: [www.greenpanel.com](http://www.greenpanel.com) | E-mail: [investor.relations@greenpanel.com](mailto:investor.relations@greenpanel.com)

**Extract of Unaudited Standalone and Consolidated Financial Results for the quarter and six months ended 30 September 2021**

₹ in Lakhs						
Sr. No.	Particulars	Standalone		Consolidated		
		Three months ended 30.09.2021	Year to date figures for the current period ended 30.09.2021	Corresponding Three months ended 30.09.2020 in the previous year	Three months ended 30.09.2021	Year to date figures for the current period ended 30.09.2021
1.	Total Income from Operations	42,397.77	73,262.95	22,440.81	42,455.26	73,355.43
2.	Net Profit for the period (before tax, Exceptional and / or Extraordinary items)	8,929.60	12,946.82	1,605.50	9,420.19	13,554.46
3.	Net Profit for the period before tax (after Exceptional and / or Extraordinary items)	8,929.60	12,946.82	1,605.50	9,420.19	13,554.46
4.	Net Profit for the period after tax (after Exceptional and / or Extraordinary items)	6,215.24	9,072.41	1,805.76	6,705.83	9,680.05
5.	Total Comprehensive Income for the period [Comprising Profit for the period (after tax) and Other Comprehensive Income (after tax)]	6,215.24	9,072.41	1,805.76	6,707.28	9,698.17
6.	Equity share capital	1,226.27	1,226.27	1,226.27	1,226.27	1,226.27
7.	Earnings per equity share (of ₹1/- each) Basic and Diluted (₹)	5.07	7.40	1.47	5.47	7.89

Notes:

- The above is an extract of the Unaudited Standalone and Consolidated Financial Results for the quarter and six months ended 30 September 2021 filed with the Stock Exchanges under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the Unaudited Standalone and Consolidated Financial Results for the quarter and six months ended 30 September 2021 are available on the BSE Limited (BSE) website (URL: [www.bseindia.com/corporates](http://www.bseindia.com/corporates)), National Stock Exchange of India Ltd. (NSE) website (URL: [www.nseindia.com/corporates](http://www.nseindia.com/corporates)) and on the Company's website (URL: [www.greenpanel.com/investor-relations](http://www.greenpanel.com/investor-relations)).
- | ₹ in Lakhs   |                               |  |  |                               |  |  |
|--|-------------------------------|--|--|-------------------------------|--|--|
| Particulars  | Standalone                    |  | Consolidated   |                               |  | Corresponding Three months ended 30.09.2020 in the previous year |
|  | Three months ended 30.09.2021 | Year to date figures for the current period ended 30.09.2021 | Corresponding Three months ended 30.09.2020 in the previous year | Three months ended 30.09.2021 | Year to date figures for the current period ended 30.09.2021 |  |
| Other expenses/(income) includes foreign exchange fluctuation loss/(gain) in respect of long-term borrowings for the MDF Plant at Andhra Pradesh.  | (147.18)                      | -  | 48.02  | (147.18)                      | -  | 48.02  |
| Finance costs includes foreign exchange fluctuation loss/(gain) in respect of long-term borrowings for the MDF Plant at Andhra Pradesh, to the extent that they are regarded as an adjustment to finance cost as per para 6(e) of Ind AS 23 - "Borrowing costs". | (365.18)                      | 251.09   | 370.61   | (365.18)                      | 251.09   | 370.61   |
| Finance costs includes mark to market valuation of interest rate swaps (IRS) and hedging of principal in respect of long-term borrowings for the MDF Plant at Andhra Pradesh   | -                             | -  | 226.43   | -                             | -  | 226.43   |
- The consolidated financial results include the financial results of subsidiary namely Greenpanel Singapore Pte. Limited (Singapore).
- These standalone and consolidated financial results have been prepared in accordance with Indian Accounting Standards (Ind AS) as prescribed under Section 133 of the Companies Act 2013 read with Rule 3 of the Companies (Indian Accounting Standards) Rules, 2015 and relevant amendments thereunder.

**By order of the Board of Directors**  
**For Greenpanel Industries Limited**  
**Shiv Prakash Mittal**  
 Executive Chairman  
 (DIN : 00237242)

Place : Kolkata  
 Dated : 27 October 2021

আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপক চুটি ছবি ‘আলধৰা’ সত্ৰীয়া উদাসীন পৰম্পৰাৰ ঐতিহাসিক নিদৰ্শন : মাজুলীত পৰিচালকৰ সংবাদমেল

দৈনন্দিন বাৰ্তাৰ সেৱা, মাজুলী, ২৭ অক্টোবৰঃ সত্ৰপাঠ মাজুলীৰ উদাসীন সত্ৰৰ পৰম্পৰাসমূহক কেন্দ্ৰ কৰি যোৰহাটৰ বৰখঙীয়া গাঁৱৰ মঞ্জুলা কলাকেন্দ্ৰৰ বেনাৰত প্ৰতিভা বৰাৰ প্ৰযোজনা আৰু ভৱেন হাজৰিকা পৰিচালিত তথ্যচিত্ৰ ‘আলধৰা’ই দিল্লীত ২৪ অক্টোবৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ সন্ধান লাভ কৰিবলৈ সক্ষম হয়। সত্ৰসমূহত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা আলধৰা, অৰ্থাৎ গুৰুক আলপৈচান ধৰা শিশু বৈষ্ণৱক কেন্দ্ৰ কৰি নিৰ্মাণ হৈছে চুটি ছবিখন। মাজুলীৰ সত্ৰসমূহত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা মানি ৫ বছৰৰ পৰা প্ৰায় ১০ বছৰীয়া শিশুসকলক সত্ৰীয়া নৃত্য, গীত, বাদ্য আৰু অভিনয় শিক্ষাৰ মাধ্যমেৰে আধ্যাত্মিক শিক্ষা প্ৰদান কৰা হয়। সহজ অৰ্থত সত্ৰসমূহৰ মাজত সোমাই থকা জীৱন-দৰ্শনৰ

নতুন শিক্ষাৰ্থী হৈছে এই আলধৰাসকল। এনেধৰণৰ বিষয়বস্তু লৈ নিৰ্মাণ কৰা চুটি ছবিখনৰ সংগীত সজাইছিল কেৱল সত্ৰীয়া সংগীতেৰে। ছবিখনৰ সফলতাই মাজুলীৰ সত্ৰবাসীৰ লগতে ৰাইজক উৎফুল্ল কৰিছে।নতুন কমলাবাৰী সত্ৰত আজি এখন সংবাদ মেল সম্বোধন কৰি ছবিখনৰ পৰিচালক ভৱেন হাজৰিকাই ছবিখনৰ নিৰ্মাণ কাৰ্যত সহযোগিতা আগবঢ়োৱা ভকত বৈষ্ণৱসকলক কৃতজ্ঞতা জ্ঞাপন কৰি গুৰুজনাৰ প্ৰৱৰ্তিত সত্ৰীয়া সংস্কৃতি-দৰ্শন তথা অসমৰ সত্ৰীয়া সংগীতৰ ফল্গুধাৰাক বিশ্বজনীন ভাবধাৰাৰ মাজত প্ৰতিষ্ঠা কৰাই লক্ষ্য আছিল বুলি ব্যক্ত কৰে। সংবাদ মেলাতে ছবিখনৰ পোষ্টাৰ মুকলি কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা আৰু মাজুলী আউনীআটী হোমনদ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ



অধ্যক্ষ কৰুণা বৰাই। হাজৰিকাই সত্ৰীয়া সংস্কৃতিৰ আলমত এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘বাখৰ’ নিৰ্মাণ কৰাৰ কথা সদৰী কৰে। হাজৰিকাক নতুন কমলাবাৰী সত্ৰৰ তৰফৰ পৰা সম্বৰ্ণনা জনোৱা হয়।

২৮ অক্টোবৰ, ২০২১ ■ বৃহস্পতিবাৰ ■ গুৱাহাটী ■ ১০ কাতি, ১৯৪৩ শক

শ্ৰীৰামপুৰত প্ৰতিশ্ৰুতিৰ বন্যা বোৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ গাখীৰ দিয়া গৰু কিনাৰ আহ্বান

দৈনন্দিন বাৰ্তাৰ সেৱা, গোসাইগাঁও, ২৭ অক্টোবৰঃ বজাৰৰ পৰা গাখীৰ দিয়া গৰু ক্ৰয় কৰিব। গাখীৰ নিদিয়া গৰু ক্ৰয় কৰি লাভ নাই। —এই ভাষ্য অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আজি উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিমটো দিনত ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ ইউ পি পি এল দল তথা মিত্ৰদলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ সপক্ষে সমষ্টিটোৰ শ্ৰীৰামপুৰ ফুটবল খেলপথাৰত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি আৰু কয় যে কংগ্ৰেছ, ইউ ডি এফ, বি পি এফ— এই দল তিনিটাৰ দিল্লী, দিছপুৰ, কোকৰাঝাৰত চৰকাৰ

নাই। সমষ্টিৰ উন্নয়ন আনিবলৈ হ’লে ইউ পি পি এল দলেই আনিব পাৰিব। ১৫টা বছৰে বি পি এফ দলে গোসাইগাঁও সমষ্টি দখল কৰি ৰাখিলে যদিও সমষ্টিৰ সমস্যাৱলী সমাধান কৰাৰ ব্যৱস্থা লোৱা নাছিল। কংগ্ৰেছ আৰু ইউ ডি এফ দলে একমাত্ৰ মুছলমানৰ মাজত ব্যৱসায় চলাই আহিছে। মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে আদিবাসী জনগোষ্ঠীৰ পাঁচটা যুদ্ধবিৰতিত থকা সশস্ত্ৰ সংগঠনৰ সৈতে ইতিমধ্যে সংগঠনৰ দৰী-দৰাবাসমূহৰ বিষয় লৈ আলোচনা চলি আছে। আলোচনা সম্পূৰ্ণ হ’লেই আদিবাসী সংগঠনৰ সৈতে এখন শান্তি চুক্তি হ’ব। ১৯৯৬ চনৰ গোষ্ঠীসংঘৰ্ষত

ক্ষতিগ্ৰস্ত লোকসকলক পুনঃস্থাপন কৰাৰ লগতে গোষ্ঠীসংঘৰ্ষত মৃত লোকৰ পৰিয়ালক পাঁচ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ’ব বুলিও সদৰী কৰে। এক বছৰৰ ভিতৰত চাওতালী ভাষাৰ শিক্ষক নিযুক্তিৰ লগতে চাওতালী ভাষাৰ কিতাপ যোগান দিয়াৰো আশ্বাস দিয়ে। কোচ-ৰাজবংশীসকলৰো বহু সমস্যা আছে, সেইসমূহ পৰ্যায়ক্ৰমে সমাধান কৰা হ’ব। কমতাপুৰ স্বায়ত্তশাসন অধিক শক্তিশালী কৰি তোলা হ’ব। বঙালী সমাজৰ এন আৰ চি সমস্যা, আধাৰ কাৰ্ডৰ সমস্যাবো সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। সংখ্যালঘু ৰাইজক মিত্ৰজোঁটে পক্ষত থকাৰ বাবে



আহ্বান জনায়। বিজেপি নেতৃস্থানীয় মিত্ৰদলৰ চৰকাৰ অহাৰ পিছৰ পৰা ডাঙৰ ডাঙৰ আঁচনি হাতত লোৱা হৈছে। অৰুণোদয় আঁচনিৰ ৮৩০ টকাৰ পৰিৱৰ্তে এতিয়া ১,০০০ টকা কৰি দিয়া হৈছে আৰু প্ৰত্যেক বছৰে বাঢ়ি গৈ থাকিব। বিধৱা, বৃদ্ধ পেন্সন প্ৰত্যেক মাহৰ ১০ তাৰিখত পাই যাব। উন্নয়নৰ স্বাৰ্থত ট্ৰেক্টৰৰ ছবিও ভোট প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীপৰাকীয়ে উপস্থিত ৰাইজক আহ্বান জনায়। নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী অশোক সিংখাল, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰ, বি টি আৰৰ চীফ প্ৰমোদ বড়ো, বিধায়ক লৰেল ইছলাৰী, ই এম উইলছন হাসদা, এম চি এল এ সজল কুমাৰ সিংহৰ লগতে ইউ পি পি এল, বিজেপি, এজেপি দলৰ নেতা-নেত্ৰীৰ লগতে পাঁচ সহস্ৰাধিক জনতা উপস্থিত আছিল।

**BIJOY HANS LIMITED**  
Regd Office: H P Brahmachari Road, Rehabori, Guwahati-781 008 (Assam) Tel: 0361-2512373  
Email: ash.hashim@bjoyhans.co.in  
Website: www.bjoyhans.net  
CIN No.: L51909AS1985PLC002323

**NOTICE**  
Notice is hereby given that pursuant to Regulation 29 read with Regulation 47 of SEBI (Listing Obligation and Disclosure Requirements) Regulations, 2015 that a meeting of the Board of Directors of the Company will be held on 8<sup>th</sup> November, 2021 to consider and approve unaudited financial results for the quarter and six months ended 30<sup>th</sup> September, 2021. The information contained in this notice is also available on the Company's website at [www.bjoyhans.net](http://www.bjoyhans.net) and on the website of BSE www.bseindia.com

For **BIJOY HANS LIMITED**  
Date: 26.10.2021 Manisha Agarwala  
Place: Guwahati Company Secretary

‘কংগ্ৰেছ, এ আই ইউ ডি এফ, বিপিএফ এতিয়া দুটকীয়া অচল নোট’ : ভৱেশ কলিতা

দৈনন্দিন বাৰ্তাৰ সেৱা, তামৰহাট, ২৭ অক্টোবৰঃ কংগ্ৰেছ, এ আই ইউ ডি এফ, বিপিএফ এতিয়া দুটকীয়া নোট, এই নোটটো কোনো কাম নাই, ‘য’ত ভোট কমকৈ দিছে তাত নমস্কাৰটো সৰুকৈ দিওঁ আৰু যি ঠাইৰ ৰাইজে আমাক বেছিকৈ ভোট দিছে সেই ঠাইত নমস্কাৰ দীখলীয়া হয়’ বুলি এতৰপীয়া ৰাজনীতি কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন। সমষ্টিৰ চুকে-কোণে অব্যাহত আছে উপ-নিৰ্বাচনৰ প্ৰচাৰ সভাৰ গৰম বাত। নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত সমষ্টিটোৰ চুকে-কোণে ৰথী-মহাৰথীৰ আগমন পৰিলক্ষিত হয়। নিতা প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিষয়টোক আওকাণ কৰি ৰথী-মহাৰথীয়ে দিলে উন্নয়নৰ প্ৰতিশ্ৰুতি। ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃষ্টিপুৰত আজি অনুষ্ঠিত এখন সভাত অসম ৰাজ্যিক



বিজেপিৰ সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰি ইউ পি পি এলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। উপ-নিৰ্বাচনৰ অন্তিমখন নিৰ্বাচনী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিৰোধীক কটুভাৱে কটাক্ষ কৰা পৰিলক্ষিত হয়। কটা হাতৰ কাম নাই, কংগ্ৰেছৰ হাত চুৰি কৰা হাত, এই হাতে কোনোদিন উন্নতি কৰিব নোৱাৰে— এই মন্তব্য


অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। আনহাতে নাঙল পঢ়ি গ’ল, নাঙলৰ কাম নাই—এইদৰে অন্তিমখন প্ৰচাৰ সভাত বিৰোধী পক্ষক কটাক্ষ কৰে আৰু ট্ৰেক্টৰৰ ছবিত ভোট প্ৰদান কৰিবলৈ বিজেপিৰ ৰাজ্যিক সভাপতিৰাকীয়ে ৰাইজক আহ্বান জনায়। তদুপৰি অহিঁদ দলক ভোট দিলে অচল দুটকীয়া নোটৰ দৰে হ’ব বুলি মন্তব্য কৰে। সমৰিকাল-সমউন্নয়ন,

মূল্য বৃদ্ধি আদিৰ বিষয়ে পক্ষ সোধাত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মূল বিষয়ৰ পৰা ফলৰি কাটি সাংবাদিকক সাধুকথা শুনাৰ। আনকি ‘আকাশলংঘী মূল্যবৃদ্ধি’ সাংবাদিকৰ

ভাষাতহে বৃদ্ধি পাইছে বুলি মন্তব্য কৰে। এই বেলি উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে সভাপতি ভৱেশ কলিতাই।

অৰুণাচল প্ৰদেশৰ নামচাইত আটক এনএছচিএন কেডাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিৰাক সীমান্ত, ২৭ অক্টোবৰঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ থানাৰ অন্তৰ্গত কোপাটনি গাঁৱৰ পৰা কালি আবোলি নামচাই আৰক্ষী, দ্বিতীয় আইআৰবিএন আৰু ১৮৬ নং চিআৰপিএফ বাহিনীৰ যৌথ অভিযানত এনএছচিএন(ইউ)ৰ এজন এৰিয়াৰ কমান্ডাৰক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা কেডাৰজন অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰ থানাৰ অন্তৰ্গত লেকাং গোসাঁইগাঁৱৰ বুলি জানিব পৰা গৈছে। আটক কৰা কেডাৰজনৰ নাম মিনেম্ধৰ দিহিঙীয়া ওৰফে পাইলট। কেডাৰজনৰ পৰা মেগাজিনসহ এটা .৩৮ পিষ্টল, পাঁচটা সজীৰ গুলী, এটা মোবাইল ফোন, দুখন এটিএম কাৰ্ডৰ লগতে বিভিন্ন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। কেডাৰজনৰ বিৰুদ্ধে বিভিন্ন থানাত পাঁচটাকৈ গোচৰ ৰুজু হৈ আছে।



</

### গ্ৰীণপেনেল ইণ্ডাষ্ট্ৰিজ লিমিটেড

পঞ্জীয়ন কাৰ্যালয়ঃ মাকুম ৰোড, তিনিচুকীয়া, অসম-৭৮৬ ১২৫  
কৰ্পোৰেট কাৰ্যালয়ঃ 'থাপাৰ হাউচ' দ্বিতীয় মহলা, ১৬৩ এছ পি মুখাৰ্জী ৰোড, কলকাতা - ৭০০ ০২৬  
ক'ৰ্পোৰেট আইডেনটিটি নম্বৰঃ এল২০১০০ এছছ ২০১৭ পিএলটি ০১৮২৭২  
ফোন নংঃ +৯১ ৩৩ ৪০৬৪ ০০০০, ফেক্সঃ +৯১ ৩৩ ২৪৬৪ ৫৫২৫  
ৱেবছাইটঃ [www.greenppanel.com](http://www.greenppanel.com) ই-মেইলঃ [investorrelations@greenpanel.com](mailto:investorrelations@greenpanel.com)

#### ৩০ ছেপ্টেম্বৰ ২০২১ ত সমাপ্ত আন-অডিটেড ষ্টেণ্ডালোন আৰু কনচলিডেটেড ত্ৰৈমাসিক আৰু ছমহীয়া বিত্তীয় ফলাফলসমূহৰ বিৱৰণ

(লাৰৰ হিচাপত)

ক্ৰ. নং	বিষয়বস্তু	ষ্টেণ্ডালোন		কনচলিডেটেড	
		ত্ৰৈমাসিক সমাপ্তি ৩০-০৯-২০২১	বৰ্তমানৰ বাৰ্ষিক সমাপ্তি ৩০-০৯-২০২১	ত্ৰৈমাসিক সমাপ্তি ৩০-০৯-২০২১	বৰ্তমানৰ বাৰ্ষিক সমাপ্তি ৩০-০৯-২০২১
১	লেনদেনৰ পৰা মুঠ আয়	৪২,০৪৭.৭৭	৭৩,২৬২.৯৬	৪২,৪৪৫.২৬	৭৩,০৫৫.৪৩
২	উক্ত সময়ৰ মুঠ লাভ (কৰৰ পূৰ্বে, এক্সচেপচনেল আৰু/বা এক্সটা অৰ্ডিনেৰী আইটেমছ)	৮,৯২৯.৬০	১২,৯৪৬.৮২	১,৬০৫.৫০	৯,৪২০.১৯
৩	উক্ত সময়ৰ মুঠ লাভ কৰৰ পূৰ্বে (পিছত এক্সচেপচনেল আৰু/বা এক্সটা অৰ্ডিনেৰী আইটেমছ)	৮,৯২৯.৬০	১২,৯৪৬.৮২	১,৬০৫.৫০	৯,৪২০.১৯
৪	উক্ত সময়ৰ মুঠ লাভ কৰৰ পিছত (পিছত এক্সচেপচনেল আৰু/বা এক্সটা অৰ্ডিনেৰী আইটেমছ)	৬২১৫.২৪	৯,০৭২.৪১	১,৬০৫.৫০	৬,৭০৫.৮৩
৫	উক্ত সময়ৰ মুঠ সামগ্ৰীক আয় (মুঠ লাভসহ উক্ত সময়ৰ (কৰৰ পিছত) আৰু অন্যান্য সামগ্ৰীক আয়সমূহ (কৰৰ পিছত))	৬২১৫.২৪	৯,০৭২.৪১	১,৬০৫.৭৬	৬,৭০৭.২৮
৬	ইকুইটি শ্বেয়াৰ কেপিটেল	১,২২৬.২৭	১,২২৬.২৭	১,২২৬.২৭	১,২২৬.২৭
৭	ইকুইটি শ্বেয়াৰৰ পৰা আয় (১/-টকা মূল্য প্ৰতিটোতে) বৈধিক আৰু ডিভিডেন্ড (টকা)	৫.০৭	৭.৪০	১.৪৭	৫.৪৭

টোকাঃ

১। ওপৰোক্ত বিবৰণসমূহ ৩০ ছেপ্টেম্বৰ ২০২১ ত সমাপ্ত আন-অডিটেড ষ্টেণ্ডালোন আৰু কনচলিডেটেড ত্ৰৈমাসিক আৰু ছমহীয়া বিত্তীয় ফলাফলসমূহ, যেনেদৰে ষ্টক এক্সপ্ৰেছত দাখিল কৰা হৈছে যিবোৰ (গিফ্টিং অক্ৰিগেল এণ্ড ডিষ্ট্ৰিক্চাৰ বিক্ৰয়নেনছ) বেংকলেন-২০১৫ ৰ বিধি-৩৩ অধীনত। এই সম্পৰ্কত আন অডিটেড ষ্টেণ্ডালোন আৰু কনচলিডেটেড বিত্তীয় ফলাফলসমূহৰ সম্পূৰ্ণ বিৱৰণ, ৩০ ছেপ্টেম্বৰ-২০২১ ত সমাপ্ত মেমোৰিআৰু ছমাহৰ বাবে, উপলব্ধ আছে নিএইলিঃ (ৱিঃইলিঃ ৱেবছাইট (URL : [www.bseindia.com/corporates](http://www.bseindia.com/corporates)), নোপাদেল ষ্টক এক্সপ্ৰেছ অব ইণ্ডিয়া লিঃ (এনএছই) ৱেবছাইট (URL : [www.nseindia.com/corporates](http://www.nseindia.com/corporates)) আৰু কোম্পানীৰ ৱেবছাইট (URL : [www.greenppanel.com/investor-relations](http://www.greenppanel.com/investor-relations)) ত।

২।

বিষয়বস্তু	ষ্টেণ্ডালোন		কনচলিডেটেড	
	ত্ৰৈমাসিক সমাপ্তি ৩০-০৯-২০২১	বৰ্তমানৰ বাৰ্ষিক সমাপ্তি ৩০-০৯-২০২১	ত্ৰৈমাসিক সমাপ্তি ৩০-০৯-২০২১	বৰ্তমানৰ বাৰ্ষিক সমাপ্তি ৩০-০৯-২০২১
অন্যান্য বায়/ (আয়) অন্তৰ্ভুক্ত হৈ আছে বৈশেষিক পুজি সাল-সলনিৰ ক্ষতি/ (লাভ) বিশেষকৈ অক্সপ্ৰেশ্যনত দীৰ্ঘকালীন সময়ৰ বাবে ঋণ লোৱা এমডিএফ প্ৰেপ্টৰ ক্ষেত্ৰত।	(১৪৭.১৮)	-	৪৮.০২	(১৪৭.১৮)
বিত্তীয় বায় অন্তৰ্ভুক্ত হৈ আছে বৈশেষিক পুজি সাল-সলনিৰ ক্ষতি/ (লাভ) বিশেষকৈ অক্সপ্ৰেশ্যনত দীৰ্ঘকালীন সময়ৰ বাবে লোৱা ঋণৰ এমডিএফ প্ৰেপ্টৰ ক্ষেত্ৰত, যাতে আইনৱডি এইচ-২০ "ঋণৰ বায়" শাৰা ৬ (ই)ৰ আধাৰত বিত্তীয় ক্ষতি মোকাৰিণা কৰিব পাৰি।	(৩৬৫.১৮)	২৫১.০৯	৩৭০.৬১	(৩৬৫.১৮)
বিত্তীয় বায় অন্তৰ্ভুক্ত হৈ আছে বাণিজ্যিক মূল্যাক্ষেপৰ বাবে আইআৰএছৰ ক্ষেত্ৰত আৰু অক্সপ্ৰেশ্যনত দীৰ্ঘকালীন সময়ৰ বাবে লোৱা ঋণৰ এমডিএফ প্ৰেপ্টৰ প্ৰসংগত।	-	-	২২৬.৪৩	-

৩। কনচলিডেটেড বিত্তীয় ফলাফলত অন্তৰ্ভুক্ত হৈ আছে গ্ৰীণপেনেল হিচাপপুৰ পিটিই লিঃ (হিচাপপুৰ বিত্তীয় ফলাফলসমূহ।

৪। ওপৰোক্ত ষ্টেণ্ডালোন আৰু কনচলিডেটেড বিত্তীয় ফলাফলসমূহ প্ৰস্তুত কৰা হৈছে ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ডত উল্লেখ থকা অনুসৰি কোম্পানী আইন-২০১৩ ৰ শাৰা- ১৩৩ ৰ অধীনত আৰু পঢ়ি উঠি কোম্পানী (হিষ্টিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ড) বিধি-২০১৫ ৰ কল-৩ আৰু অন্যান্য সংশোধনীৰ ভিত্তিত।

স্থানঃ কলকাতা  
তাৰিখঃ ২৭ অক্টোবৰ, ২০২১

সঞ্চালক মণ্ডলীৰ অনুমোদন  
গ্ৰীণপেনেল ইণ্ডাষ্ট্ৰিজ লিমিটেড  
শিৱপ্ৰকাশ দিল্লী  
কাৰ্যবাহী অধ্যক্ষ  
(ডি আই এনঃ ০০২৩৭২৪২)